

প্ৰশ্ন 1

2020-21 চনৰ পূৰ্বৰ AY-ৰ বাবে ITR 7-ৰ সাধাৰণ অংশ A-ত সঠিক পঞ্জীয়ন/অনুমোদনৰ তথ্য প্ৰদান নকৰাৰ বাবে দাবী উত্থাপন কৰা হৈছিল। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

সাধাৰণ অংশ A-ত সঠিক পঞ্জীয়ন বিৱৰণ দি সংশোধনৰ বাবে আবেদন দাখিল কৰিব লাগিব। সংশোধন অনুৰোধ প্ৰক্ৰিয়াকৰণ হোৱাৰ পিছত যদি প্ৰদান কৰা বিৱৰণবোৰ শুদ্ধ হয় তেন্তে দাবী হ্ৰাস কৰা হ'ব।

প্ৰশ্ন 2

ন্যাস বা প্ৰতিষ্ঠানটো পুৰণি ব্যৱস্থাৰ অধীনত ৰেহাইৰ দাবীৰ বাবে 12A/12AA ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল বা 10(23C) অনুমোদিত কৰা হৈছিল কিন্তু ন্যাসটোৱে 12AB ধাৰাৰ অধীনত নতুন পঞ্জীয়ন লাভ কৰা নাই। AY 2021-22 বা পৰৱৰ্তী মূল্যায়ন বৰ্ষৰ বাবে দাবী উত্থাপন কৰা হৈছিল, কিয়নো ন্যাসটোৱে নতুন পঞ্জীয়ন লাভ কৰা নাছিল। অৱশ্যে, ন্যাসে পৰৱৰ্তী সময়ত সম্প্ৰসাৰিত সময়সীমাৰ ভিতৰত নতুন পঞ্জীয়ন/অনুমোদন লাভ কৰিছে। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

যদি সম্প্ৰসাৰিত সময়সীমাৰ ভিতৰত নতুন পঞ্জীয়ন/অনুমোদন প্ৰাপ্ত কৰা হৈছে তেন্তে অনুগ্ৰহ কৰি পঞ্জীয়ন বিৱৰণ (URN নম্বৰ) ৰ সৈতে সংশোধনৰ বাবে অনুৰোধ দাখিল কৰক। সংশোধন অনুৰোধ প্ৰক্ৰিয়াকৰণ হোৱাৰ পিছত যদি প্ৰদান কৰা বিৱৰণবোৰ শুদ্ধ হয় তেন্তে দাবী হ্ৰাস কৰা হ'ব।

প্ৰশ্ন 3

ন্যাসৰ মুঠ আয় পূৰ্বৱৰ্তী বৰ্ষৰ আয়কৰৰ অধীনত নিৰ্ধাৰিত হোৱা সৰ্বাধিক পৰিমাণতকৈ অধিক। ন্যাসে নিৰ্ধাৰিত তাৰিখৰ ভিতৰত প্ৰযোজ্য অনুসৰি 10B/10BB প্ৰপত্ৰত লেখা পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা নাই বা নিৰ্ধাৰিত তাৰিখৰ পিছত প্ৰযোজ্য অনুসৰি 10B/10BB প্ৰপত্ৰত লেখা পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা নাই। ন্যাসে ৰেহাই দাবী কৰি আয় ৰিটাৰ্ণ দাখিল কৰিছিল আৰু আয় ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে দাবী কৰা ৰেহাইৰ অনুমতি দিয়া নাই আৰু দাবী উত্থাপন কৰিছে। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

কৰদাতাৰ বিলম্বকৈ প্ৰপত্ৰ 10B/10BB ফাইল কৰা ক্ষেত্ৰত,

- যদি 365 দিনলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী CIT(ৰেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।

ITR-7 সম্পৰ্কে সঘনাই সোধা



e-Filing Anywhere Anytime
Income Tax Department, Government of India

- যদি 365 দিনতকৈ অধিক কিন্তু 3 বছৰলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী মুখ্য CCIT/CCIT(ৰেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি বিলম্বতাৰ ক্ষমা মাৰ্জনা কৰা হয়, তেন্তে কৰদাতাই কাৰ্যকৰী/সংশোধন কৰাৰ বাবে JAO-ৰ আগত আবেদন দাখিল কৰিব পাৰে। JAO-য়ে প্ৰয়োজনীয় আদেশ প্ৰদান কৰিব।

যদি কৰদাতাই 10B/10BB প্ৰপত্ৰ ফাইল কৰা নাই, তেন্তে তেওঁ প্ৰথমে 10B/10BB প্ৰপত্ৰ ফাইল কৰিব পাৰে আৰু বিলম্বৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ওপৰত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে।

প্ৰশ্ন 4

আয়ৰ ৰিটাৰ্ণ দাখিল কৰা ন্যাসে ধাৰা 11-ৰ উপ-ধাৰা (1)ৰ ব্যাখ্যা 1-ৰ দফা (2)ৰ অধীনত আয়ৰ বিবেচিত আবেদনৰ বাবে দাবী কৰিছে। বিবেচিত আবেদনৰ দাবীৰ বাবে অধিনিয়মৰ 139(1) ধাৰাৰ অধীনত উপাৰ্জন ঘূৰাই দিয়াৰ বাবে নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ন্যাসে 9A প্ৰপত্ৰ দাখিল কৰিব লাগিব। ন্যাসে হয়টো নিৰ্ধাৰিত তাৰিখৰ ভিতৰত 9A প্ৰপত্ৰ ফাইল কৰা নাই নাইবা নিৰ্ধাৰিত তাৰিখৰ পিছত ফাইল কৰিছে। আয়ৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে দাবী কৰা বিবেচিত আবেদনৰ অনুমতি দিয়া নাই আৰু তাৰ বাবে দাবী উত্থাপন কৰিছে। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

কৰদাতাৰ বিলম্বকৈ প্ৰপত্ৰ 9A ফাইল কৰা ক্ষেত্ৰত,

- যদি 365 দিনলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী CIT(বেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি 365 দিনতকৈ অধিক কিন্তু 3 বছৰলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী মুখ্য CCIT/CCIT(বেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি বিলম্বতাৰ ক্ষমা মাৰ্জনা কৰা হয়, তেন্তে JAO-য়ে প্ৰয়োজনীয় আদেশ প্ৰদান কৰিব।

যদি কৰদাতাই 9A প্ৰপত্ৰ ফাইল কৰা নাই তেন্তে তেওঁ প্ৰথমে 9A প্ৰপত্ৰ ফাইল কৰিব পাৰে আৰু বিলম্বৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ওপৰত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে।

প্ৰশ্ন 5

ন্যাসে ধাৰা 11-ৰ উপ-ধাৰা (1)ৰ ব্যাখ্যা 1-ৰ দফা (2)ৰ অধীনত আয়ৰ বিবেচিত আবেদনৰ বাবে দাবী কৰিছে আৰু 9A প্ৰপত্ৰ দাখিল কৰিছে কিন্তু ৰিটাৰ্ণত দাবী কৰা পৰিমাণ আৰু 9A প্ৰপত্ৰত দাবী কৰা পৰিমাণৰ মাজত মিল নাই। আয়ৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে ৰিটাৰ্ণত দাবী কৰা আৰু 9A প্ৰপত্ৰত দাবী কৰা পৰিমাণৰ মাজত নিম্নতম পৰিমাণৰ অনুমতি দিছে আৰু দাবী উত্থাপন কৰিছে। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

কৰদাতাই প্ৰযোজ্য অনুসৰি সংশোধিত প্ৰপত্ৰ 9A বা ৰিটাৰ্ণ ফাইল কৰিব পাৰে।

যদি সংশোধিত প্ৰপত্ৰ 9A ধাৰা 139(4)ৰ অধীনত ৰিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ফাইল কৰা হয়- কৰদাতাই সংশোধনৰ বাবে অনুৰোধ কৰিব পাৰে

যদি সংশোধিত প্ৰপত্ৰ 9A ধাৰা 139(4)ৰ অধীনত ৰিটাৰ্ণ দাখিল কৰাৰ দেয় তাৰিখৰ পিছত ফাইল কৰা হয়-

- যদি 365 দিনলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে

ITR-7 সম্পৰ্কে সঘনাই সোধা



e-Filing *Anywhere Anytime*
Income Tax Department, Government of India

ক্ষেত্ৰাধিকাৰী CIT(বেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।

- যদি 365 দিনতকৈ অধিক কিন্তু 3 বছৰলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী মুখ্য CCIT/CCIT(বেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি বিলম্বতাৰ ক্ষমা মাৰ্জনা কৰা হয়, তেন্তে কৰদাতাই কাৰ্যকৰী/সংশোধন কৰাৰ বাবে JAO-ৰ আগত আবেদন দাখিল কৰিব পাৰে।

যদি কৰদাতাই 139(4) ধাৰাৰ অধীনত ৰিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত সঠিক বিৱৰণৰ সৈতে ৰিটাৰ্ণ সংশোধন কৰিছে – প্ৰক্ৰিয়াকৰণৰ সময়ত বেহাই দিয়া হ'ব।

যদি কৰদাতাই ৰিটাৰ্ণ সংশোধন কৰিব বিচাৰে কিন্তু 139(4) ধাৰাৰ অধীনত ৰিটাৰ্ণ সংশোধন কৰাৰ সময় সীমা ইতিমধ্যে শেষ হৈছে

- কৰদাতাই ধাৰা 119(2)(b)ৰ অধীনত বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধ বাবে ক্ষেত্ৰাধিকাৰী CIT (বেহাই)ৰ কাষ চাপিব পাৰে।
- যদি বিলম্বতাৰ ক্ষমা মাৰ্জনা কৰা হয়, কৰদাতাই 119(2)(b) ধাৰাৰ অধীনত ৰিটাৰ্ণ ফাইল কৰিব পাৰে আৰু কাৰ্য্যকৰী কৰাৰ বাবে JAO-ৰ কাষ চাপিব পাৰে।

প্ৰশ্ন 6

ন্যায়ে আয় সংগ্ৰহৰ দাবী দাখিল কৰিছে আৰু আয় সংগ্ৰহৰ দাবীৰ বাবে অধিনিয়মৰ 139(1) ধাৰাৰ অধীনত আয়ৰ ৰিটাৰ্ণ প্ৰস্তুত কৰাৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত প্ৰপত্ৰ 10 দাখিল কৰিব লাগিছিল। ন্যায়ে হয়টো দেয় তাৰিখৰ ভিতৰত প্ৰপত্ৰ 10 ফাইল কৰা নাই নাইবা নিৰ্ধাৰিত তাৰিখৰ পিছত ফাইল কৰিছে। আয়ৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে দাবী কৰা আয় সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া নাই আৰু দাবী উত্থাপন কৰিছে। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

কৰদাতাৰ বিলম্বকৈ প্ৰপত্ৰ 10 ফাইল কৰা ক্ষেত্ৰত,

- যদি 365 দিনলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী CIT (বেহাই)ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি 365 দিনতকৈ অধিক কিন্তু 3 বছৰলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী মুখ্য CCIT/CCIT (বেহাই)ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি বিলম্বতাৰ ক্ষমা মাৰ্জনা কৰা হয়, তেন্তে JAO-য়ে প্ৰয়োজনীয় আদেশ প্ৰদান কৰিব।

যদি কৰদাতাই প্ৰপত্ৰ 10 ফাইল কৰা নাই, তেন্তে তেওঁ প্ৰথমে প্ৰপত্ৰ 10 ফাইল কৰিব পাৰে আৰু বিলম্বৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ওপৰত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে।

প্ৰশ্ন 7

ন্যায়ে আয় সংগ্ৰহৰ বাবে দাবী কৰিছে আৰু প্ৰপত্ৰ 10 দাখিল কৰিছে কিন্তু ৰিটাৰ্ণত দাবী কৰা সংগ্ৰহৰ পৰিমাণ আৰু প্ৰপত্ৰ 10-ত দাবী কৰা পৰিমাণৰ মাজত মিল বিসংগতি আছে। আয়ৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে ৰিটাৰ্ণ আৰু প্ৰপত্ৰ 10-ত দাবী কৰা পৰিমাণৰ মাজত

নিম্নতম পৰিমাণ অনুমতি দিছে আৰু দাবী উত্থাপন কৰিছে। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

যদি সংশোধিত প্ৰপত্ৰ 10 ধাৰা 139(4)ৰ অধীনত বিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত ফাইল কৰা হয়- কৰদাতাই সংশোধনৰ বাবে অনুৰোধ কৰিব পাৰে

যদি সংশোধিত প্ৰপত্ৰ 10 ধাৰা 139(4)ৰ অধীনত বিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ পিছত ফাইল কৰা হয়-

- যদি 365 দিনলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী CIT(বেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি 365 দিনতকৈ অধিক কিন্তু 3 বছৰলৈকে বিলম্ব হৈছে- কৰদাতাই বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী মুখ্য CCIT/CCIT(বেহাই) ৰ আগত আবেদন দাখিল কৰিব পাৰে।
- যদি বিলম্বতাৰ ক্ষমা মার্জনা কৰা হয়, তেন্তে কৰদাতাই কাৰ্যকৰী/সংশোধন কৰাৰ বাবে JAO-ৰ আগত আবেদন দাখিল কৰিব পাৰে।

যদি কৰদাতাই 139(4) ধাৰাৰ অধীনত বিটাৰ্ণ ফাইল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত সঠিক বিৱৰণৰ সৈতে বিটাৰ্ণ সংশোধন কৰিছে তেন্তে প্ৰক্ৰিয়াকৰণৰ সময়ত বেহাইৰ অনুমতি দিয়া হ'ব।

যদি কৰদাতাই বিটাৰ্ণ সংশোধন কৰিব বিচাৰে কিন্তু 139(4) ধাৰাৰ অধীনত বিটাৰ্ণ সংশোধন কৰাৰ সময় সীমা ইতিমধ্যে শেষ হৈছে

- কৰদাতাই ধাৰা 119(2)(b) ৰ অধীনত বিলম্বনৰ বাবে ক্ষমাৰ অনুৰোধৰ বাবে ক্ষেত্ৰাধিকাৰী CIT (বেহাই) ৰ কাষ চাপিব পাৰে আৰু
- যদি বিলম্বতাৰ ক্ষমা মার্জনা কৰা হয়, কৰদাতাই 119(2)(b) ধাৰাৰ অধীনত বিটাৰ্ণ ফাইল কৰিব পাৰে আৰু কাৰ্যকৰী কৰাৰ বাবে JAO-ৰ কাষ চাপিব পাৰে

প্ৰশ্ন 8

যদি ন্যাসৰ উদ্দেশ্য সাধাৰণ ৰাজহুৱা উপযোগিতাৰ অন্য কোনো উদ্দেশ্যৰ উল্লিখিত সাধন কৰা হয় আৰু এনে কাৰ্যৰ পৰা প্ৰাপ্তিৰ শতাংশ 20% অতিক্ৰম কৰিব নালাগে। কিন্তু এনে কাৰ্যকলাপৰ পৰা প্ৰাপ্ত আয়ৰ বিটাৰ্ণ দাখিল কৰাৰ সময়ত সাধাৰণ অংশ A-ত ভুলবশতঃ 20%-তকৈ অধিক হিচাপে দেখুওৱা হৈছে। বিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে দাবী কৰা বেহাইৰ অনুমতি দিয়া নাই আৰু দাবী উত্থাপন কৰিছে। দাবী হ্ৰাস কৰাৰ বাবে কৰদাতাই কি পদক্ষেপ ল'ব লাগিব?

উত্তৰ

যদি এনে কাৰ্যকলাপৰ পৰা প্ৰাপ্তিৰ শতাংশ 20%তকৈ অধিক নহয়, তেন্তে সঠিক বিৱৰণৰ সৈতে ইয়াৰ সংশোধনৰ বাবে ফাইল কৰিব পাৰে। সংশোধন অনুৰোধ প্ৰক্ৰিয়াকৰণ হোৱাৰ পিছত যদি প্ৰদান কৰা বিৱৰণবোৰ শুদ্ধ হয় তেন্তে দাবী হ্ৰাস কৰা হ'ব।

প্ৰশ্ন 9

বছৰটোত, ন্যাসৰ উদ্দেশ্য সলনি হৈছে আৰু নতুন পঞ্জীয়ন প্ৰাপ্ত কৰা হোৱা নাই আৰু একে বিৱৰণ সাধাৰণ অংশ A-ত প্ৰতিষ্ঠা কৰা হৈছে। ন্যাসটোৱে বেহাই দাবী কৰিবলৈ যোগ্য হয়নে?

উত্তৰ

যদি বছৰটোত ন্যাসৰ উদ্দেশ্য সলনি হয় আৰু নতুন পঞ্জীয়ন প্ৰাপ্ত কৰা নাই, তেন্তে ৰিটাৰ্ণত দাবী কৰা ৰেহাইৰ অনুমতি দিয়া নহ'ব।

প্ৰশ্ন 10

অধিনিয়মৰ ধাৰা 11(1a)ৰ অধীনত ৰেহাইৰ দাবীৰ বাবে নতুন সম্পত্তিৰ ব্যয়ৰ দাবীৰ ক্ষেত্ৰত কোনো সীমাবদ্ধতা আছে নেকি?

উত্তৰ

যদি 11(1a) ধাৰাৰ অধীনত অনুসূচী A-ত "মূলধন" স্তম্ভত দাবী কৰা বেহাইৰ পৰিমাণ অনুসূচী AI-ত দিয়া মুঠ বিবেচ্য পৰিমাণতকৈ অধিক হয়, তেন্তে অনুসূচী AI-ত দিয়া মুঠ বিবেচ্য পৰিমাণলৈকে বেহাই দিয়া হ'ব।

প্ৰশ্ন 11

আয়ৰ ৰিটাৰ্ণত ৰাজহ আৰু মূলধনৰ আবেদন দাবী কৰোঁতে কৰদাতাই কি সাৱধানতা অৱলম্বন কৰিব লাগিব?

উত্তৰ

অনুগ্ৰহ কৰি অনুসূচী এ আৰু লগতে অনুসূচী অংশ BTI-ৰ B1-ৰ ক্ৰমিক নং 6 (i)ত ৰাজহ আৰু মূলধন আবেদনৰ বিৱৰণ প্ৰবিষ্ট কৰক। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে অনুসূচী অংশ BTI-ৰ B1-ৰ ক্ৰমিক নং 6(i) আৰু অনুসূচী A-ত দাবী কৰি আবেদন কৰা পৰিমাণ অমিল নহয়।

ফাইল কৰা ৰিটাৰ্ণত যিকোনো ত্ৰুটিৰ ক্ষেত্ৰত, অনুগ্ৰহ কৰি প্ৰযোজ্য অনুসৰি সংশোধন বা সংশোধিত ৰিটাৰ্ণৰ বাবে ফাইল কৰক।

প্ৰশ্ন 12

ধাৰা 11 আৰু ধাৰা 12 বা ধাৰা 10(23c)(iv)/ (v) (vi) (via)ৰ অধীনত আয়ৰ ৰিটাৰ্ণত বেহাই দাবী কৰাৰ সময়ত কি কি কথা বিবেচনা কৰিব লাগিব?

উত্তৰ

- পঞ্জীয়ন/অনুমোদনৰ বিৱৰণ অনুসূচী অংশ A সাধাৰণত পূৰণ কৰিব লাগে।
- অনুগ্ৰহ কৰি নিশ্চিত কৰক যে অংশ A সাধাৰণ-ৰ যি শাখাৰ অধীনত বেহাই দাবী কৰা হৈছে, সেয়া অংশ BTI-ৰ সৈতে একে হয়।
- অনুগ্ৰহ কৰি নিশ্চিত কৰক যে যি শাখাৰ অধীনত পঞ্জীয়ন প্ৰাপ্ত কৰা হয় আৰু যি শাখাৰ অধীনত ৰিটাৰ্ণত বেহাই দাবী কৰা হয় সেয়া একে।
- অনুগ্ৰহ কৰি নিশ্চিত কৰক যে অংশ BTI-ৰ প্ৰাসঙ্গিক স্তম্ভত বেহাইৰ বাবে অনুমোদিত পৰিমাণ সঠিকভাৱে দাবী কৰা হৈছে।
- প্ৰযোজ্য অনুসৰি অনুসূচী AI আৰু/বা অনুসূচী VC-ত আয় প্ৰকাশ কৰিব লাগে।
- আয়ৰ আবেদন – ৰাজহ ব্যয় আৰু মূলধন ব্যয় অনুসূচী A-ত প্ৰকাশ কৰিব লাগে।
- 11(1A) ধাৰাৰ অধীনত অনুসূচী A-ত মূলধন স্তম্ভৰ অধীনত দাবী কৰা বেহাই অনুসূচী AI-ত প্ৰকাশ কৰা শুদ্ধ বিবেচ্য পৰিমাণতকৈ বেছি হ'ব নোৱাৰে।
- 10B/10BB প্ৰপত্ৰত লেখা পৰীক্ষাৰ প্ৰতিবেদন সাৱধানে পূৰণ কৰিব লাগে কিয়নো সেই বিৱৰণ আয়ৰ ৰিটাৰ্ণ প্ৰদান কৰা বিৱৰণৰ সৈতে মিলোৱা হ'ব।
- অনুমোদিত বেহাইৰ পৰিমাণ অংশ B TI-ৰ অংশ B1-ৰ প্ৰাসঙ্গিক স্তম্ভত প্ৰবিষ্ট কৰিব।

ITR-7 সম্পৰ্কে সঘনাই সোধা



e-Filing *Anywhere Anytime*
Income Tax Department, Government of India

লাগে

- প্রযোজ্য অনুসৰি অনুসূচী-J, অনুসূচী-I আৰু অনুসূচী-D পূৰণ কৰিব লাগে
- যদি বিবেচিত আবেদন দাবী কৰা হয় – ধাৰা 139(1)ৰ অধীনত নিৰ্ধাৰিত তাৰিখৰ
ভিতৰত প্ৰপত্ৰ 9A দাখিল কৰিব লাগিব

- যদি সংগ্ৰহ আয়ৰ দাবী কৰা হয় – ধাৰা 139(1)ৰ অধীনত নিৰ্ধাৰিত তাৰিখৰ ভিতৰত প্ৰপত্ৰ 10 দাখিল কৰিব লাগিব।
- যদি ন্যাসৰ উদ্দেশ্য সাধাৰণ ৰাজহুৱা উপযোগিতাৰ অন্য কোনো উদ্দেশ্যৰ উন্নতি সাধন কৰা হয়
- তাৰ পিছত এনে কাৰ্যকলাপৰ হোৱা মুঠ প্ৰাপ্তি আৰু শতাংশ অনুসূচী A-ৰ সাধাৰণ অংশত উল্লেখ কৰিব লাগে।
- যদি এনে কাৰ্যকলাপৰ পৰা হোৱা প্ৰাপ্তিৰ শতাংশ ন্যাস বা প্ৰতিষ্ঠানৰ মুঠ প্ৰাপ্তিৰ 20%-তকৈ অধিক হ'লে ধাৰা 11-ৰ অধীনত ৰেহাই অনুমোদিত নহয় [ধাৰা 13(8) অনুসৰি]

প্ৰশ্ন 13

পূৰ্বৰ বৰ্ষৰ বাবে ন্যাস বা প্ৰতিষ্ঠানটোৰ বাৰ্ষিক মুঠ প্ৰাপ্তি হৈছে দুই কোটি টকা যাৰ ভিতৰত 75 লাখ টকা চৰকাৰী অনুদান। ন্যাসে 10(23C)(iiiab)/(iiiac) ধাৰাৰ অধীনত ৰেহাই দাবী কৰিছে। আয়ৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে দাবী কৰা ৰেহাইৰ অনুমতি দিয়া নাই আৰু দাবী উত্থাপন কৰিছে। এই ক্ষেত্ৰত কৰদাতা ন্যাসে কি পদক্ষেপ লোৱা উচিত।

উত্তৰ

এই অধিনিয়মৰ বিধান অনুসৰি, বছৰটোত প্ৰাপ্ত চৰকাৰী অনুদানৰ পৰিমাণ মুঠ বাৰ্ষিক প্ৰাপ্তিৰ 50%তকৈ অধিক হ'লেহে 10(23C)(iiiab)/(iiiac) ধাৰাৰ অধীনত দাবী কৰা ৰেহাইৰ অনুমতি দিয়া হ'ব। কৰদাতাই চৰকাৰী অনুদানৰ পৰিমাণ অনুসূচী IE 3-ৰ ক্ৰমিক নং 4-ত সন্নিৱিষ্ট কৰিব লাগিব। এই ক্ষেত্ৰত ন্যাসে প্ৰাপ্ত কৰা চৰকাৰী অনুদান মুঠ বাৰ্ষিক প্ৰাপ্তিৰ 50%তকৈ অধিক নহয়। সেয়েহে, ন্যাসে 10(23C)(iiiab)/(iiiac) ধাৰাৰ অধীনত ৰেহাইৰ বাবে যোগ্য নহয়।

টোকা: যদি প্ৰাপ্ত চৰকাৰী অনুদান মুঠ বাৰ্ষিক প্ৰাপ্তিৰ 50%তকৈ অধিক কিন্তু ৰিটাৰ্ণত ইয়াক সঠিকভাৱে পূৰণ কৰা হোৱা নাই, তেন্তে কৰদাতাই দাবী হ্ৰাসৰ বাবে প্ৰযোজ্য অনুসৰি শুদ্ধ ৰিটাৰ্ণ সংশোধিত ৰিটাৰ্ণ ফাইল কৰিব পাৰে।

যদি প্ৰাপ্ত চৰকাৰী অনুদান মুঠ প্ৰাপ্তিৰ 50%তকৈ অধিক নহয়, তেন্তে কৰদাতাই ITR 7 ফাইল কৰিব নোৱাৰে।

প্ৰশ্ন 14

কৰদাতা ন্যাস বা প্ৰতিষ্ঠানে 10(23C)(iiiad)/(iiiaie) ধাৰাৰ অধীনত ৰেহাই দাবী কৰি আয়ৰ ৰিটাৰ্ণ দাখিল কৰিছিল। বছৰটোত সকলো সংস্থাৰ পৰা কৰদাতাৰ মুঠ বাৰ্ষিক প্ৰাপ্তি হৈছে ছয় কোটি টকা। ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে দাবী কৰা ৰেহাইৰ অনুমতি দিয়া হোৱা নাছিল। এই ক্ষেত্ৰত কৰদাতা ন্যাসে কি পদক্ষেপ লোৱা উচিত।

উত্তৰ

এই অধিনিয়মৰ বিধান অনুসৰি, মুঠ বাৰ্ষিক প্ৰাপ্তিৰ পৰিমাণ 5 কোটি টকাতকৈ অধিক

ITR-7 সম্পৰ্কে সঘনাই সোধা



e-Filing *Anywhere Anytime*
Income Tax Department, Government of India

নোহোৱাৰ ক্ষেত্ৰতহে 10(23C)(iiiaad)/10(23c)(iiiaae) ধাৰাৰ অধীনত ৰেহাইৰ অনুমতি দিয়া হ'ব (AY 2022-23-ৰ পৰা 5 কোটি টকা, তাৰ আগতে এই পৰিমাণ 1 কোটি টকা আছিল)। এই ক্ষেত্ৰত মুঠ বাৰ্ষিক প্ৰাপ্তি 5 কোটিতকৈ অধিক, সেয়েহে কৰদাতাই 10(23C)(iiiaad)/10(23C)(iiiaae) ধাৰাৰ অধীনত ৰেহাই দাবী কৰিবলৈ যোগ্য নহয়।

যদি মুঠ বাৰ্ষিক প্ৰাপ্তি 5 কোটি টকাতকৈ অধিক হয় আৰু ন্যাসে বেহাইৰ কোনো বিধানৰ অধীনত পঞ্জীভুক্ত হোৱা নাই তেন্তে তেনে ন্যাসৰ বাবে ITR-7 প্ৰযোজ্য নহয়।

প্ৰশ্ন 15

কৰদাতা ধাৰা 10(23D)ৰ অধীনত বেহাই দাবী কৰিবলৈ যোগ্য আৰু ধাৰা 10(23D)ৰ অধীনত বেহাই দাবী কৰি আয়ৰ ৰিটাৰ্ণ দাখিল কৰিছে। অৱশ্যে, আয়ৰ ৰিটাৰ্ণ দাখিল কৰোঁতে কৰদাতাই B-TI-ৰ অংশ B-2-ৰ প্ৰাসংগিক স্তম্ভত বেহাইৰ দাবী কৰিবলৈ পাহৰি গৈছে। আয়ৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে CPC-য়ে বেহাইৰ অনুমতি দিয়া নাই আৰু দাবী উত্থাপন কৰিছে। এই ক্ষেত্ৰত দাবী হ্ৰাস কৰিবলৈ কৰদাতা ন্যাসে কি পদক্ষেপ লোৱা উচিত।

উত্তৰ

আয়ৰ ৰিটাৰ্ণ দাখিল কৰোঁতে, কৰদাতাই BTI-ৰ অংশ B2-ৰ প্ৰাসংগিক স্তম্ভত যোগ্য বেহাইৰ বাবে দাবী কৰিব লাগিব। এই ক্ষেত্ৰত কৰদাতাই প্ৰযোজ্য অনুসৰি শুদ্ধ ৰিটাৰ্ণ/সংশোধিত ৰিটাৰ্ণ ফাইল কৰিব পাৰে।

প্ৰশ্ন 16

কৰদাতা এটা ৰাজনৈতিক দল আৰু 13A ধাৰাৰ অধীনত ফাইল কৰা আয়ৰ ৰিটাৰ্ণত বেহাই দাবী কৰিছে। অৱশ্যে, ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে দাবী কৰা বেহাইৰ অনুমতি দিয়া হোৱা নাছিল। অনুগ্ৰহ কৰি কি পদক্ষেপ ল'ব লাগিব পৰামৰ্শ দিয়ক।

উত্তৰ

13A ধাৰাৰ অধীনত বেহাই দাবী কৰিবলৈ, নিম্নলিখিত চৰ্তবোৰ পূৰণ কৰিব লাগিব।

- কৰদাতাই ধাৰা 13A-ত নিৰ্ধাৰিত সকলো চৰ্ত পূৰণ কৰিব লাগিব আৰু সেই অনুসৰি কৰদাতাই ৰিটাৰ্ণৰ অনুসূচী LA পূৰণ কৰিব লাগিব।
- ধাৰা 13A-ৰ অধীনত বেহাই দাবী কৰিবলৈ ধাৰা 139(1)ৰ অধীনত নিৰ্ধাৰিত তাৰিখৰ ভিতৰত আয়ৰ ৰিটাৰ্ণ দাখিল কৰাটো বাধ্যতামূলক
- ৰাজনৈতিক দলবোৰক BP আয়ৰ ওপৰত বেহাই দিয়া নহ'ব আৰু এইবোৰ কৰযোগ্য

যদি অনুসূচী LA পূৰণ কৰাত ত্ৰুটি বা বাদ পৰিছে, তেন্তে কৰদাতাই প্ৰযোজ্য অনুসৰি শুদ্ধ ৰিটাৰ্ণ

/ সংশোধিত ৰিটাৰ্ণ ফাইল কৰিব পাৰে।

প্ৰশ্ন 17

কৰদাতা হৈছে নিৰ্বাচনী ন্যাস, যি 13B ধাৰাৰ অধীনত বেহাই দাবী কৰি আয়ৰ ৰিটাৰ্ণ ফাইল কৰিছে। অৱশ্যে, ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ কৰোঁতে দাবী কৰা বেহাইৰ অনুমতি দিয়া হোৱা নাছিল। অনুগ্ৰহ কৰি কি পদক্ষেপ ল'ব লাগিব পৰামৰ্শ দিয়ক।

উত্তৰ

13B ধাৰাৰ অধীনত ৰেহাই দাবী কৰিবলৈ, নিম্নলিখিত চৰ্তবোৰ পূৰণ কৰিব লাগিব।

- কৰদাতাই অংশ A সাধাৰণ-ত পঞ্জীয়নৰ বিৱৰণ প্ৰদান কৰিব লাগিব
- কৰদাতাই নিয়ম 17CA-ৰ সৈতে পঠিত ধাৰা 13B-ত নিৰ্ধাৰিত সকলো চৰ্ত পূৰণ কৰিব লাগিব আৰু সেই অনুসৰি, কৰদাতাই অনুসূচী ET পূৰণ কৰিব লাগিব

- কেৱল স্বৈচ্ছামূলক অৱদানৰ ওপৰতহে ৰেহাই অনুমতি দিয়া হয় আৰু আন কোনো উপাৰ্জনৰ ওপৰত দিয়া নহয়।

যদি অনুসূচী ET পূৰণ কৰাত আৰু পঞ্জীয়নৰ বিৱৰণ প্ৰদান কৰাত ত্ৰুটি বা বাদ পৰিছে, তেন্তে কৰদাতাই প্ৰযোজ্য অনুসৰি বিৱৰণ/সংশোধিত ৰিটাৰ্ন সংশোধন কৰিব পাৰে।